

Total No. of Printed Pages—11

**3 SEM TDC BUST 3 (G/S)**

**2 0 1 4**

( November )

**COMMERCE**

( General/Speciality )

Course : 303

( **Business Statistics** )

Full Marks : 80

Pass Marks : 32

Time : 3 hours

*The figures in the margin indicate full marks  
for the questions*

1. যি কোনো পাঁচোটা প্রশ্নৰ উত্তৰ কৰা : 2×5=10

Answer any five questions :

(a) প্রমাণ কৰা যে সহসম্বন্ধ গুণাংক সমাপ্রয়ণ গুণাংক দুটাৰ  
গুণোত্তৰ মাধ্য।

Prove that the correlation coefficient is  
the geometric mean of the two  
regression coefficients.

(b) সূচকাংক গঠনৰ বাবে লাচপিয়েৰৰ সূত্রৰ সীমাবদ্ধতাৰ  
বিষয়ে লিখা।

State the limitations of Laspeyres'  
formula for the construction of index  
numbers.

- (c) 2, 4 আৰু 8 ৰ সমান্তৰ মাধ্য আৰু হৰাত্মক মাধ্য নিৰ্ণয় কৰা।

Calculate AM and HM of 2, 4 and 8.

- (d) কাল শ্ৰেণীৰ অধ্যয়নৰ বাবে ব্যৱহৃত হোৱা আৰ্হি দুটা লিখা।

Write the two models used for the study of time series.

- (e) “দুটা চলবাৰি  $X$  আৰু  $Y$  ৰ সহসম্বন্ধ গুণাংক  $r$  আৰু  $r^2 = 0.65$ .” এই বিবৃতিৰ পৰা কি ধাৰণা কৰিব পৰা যায়?

“The correlation coefficient between two variables  $X$  and  $Y$  is  $r$  and  $r^2 = 0.65$ .” What can be concluded from this statement?

- (f) ব্যৱসায় পূৰ্বাভাস বুলিলে কি বুজা?

What do you mean by business forecasting?

- (g) কাৰ্ল পিয়েৰচনৰ সহসম্বন্ধ গুণাংক আৰু স্পিয়েৰমেনৰ সহসম্বন্ধ গুণাংকৰ মাজত থকা পাৰ্থক্য কি?

What is the difference between Karl Pearson's coefficient of correlation and Spearman's coefficient of correlation?

- (h) মূল্য সূচকাংক আৰু পৰিমাণ সূচকাংকৰ সংজ্ঞা দিয়া।

Define price index number and quantity index number.



2. (a) (i) বিক্ষেপণৰ কোনটো মাপক শ্রেষ্ঠ বুলি গণ্য কৰা হয়, আৰু কিয়? 3

Which measure of dispersion is regarded as the best and why?

- (ii) তলত দিয়া বিভাজনৰ সমান্তৰ মাধ্য 1.46, অদৃশ্য বাৰংবাৰতাবিলাক নিৰ্ণয় কৰা : 4

The AM of the following distribution is 1.46, find the missing frequencies :

ছাত্ৰৰ সংখ্যা	:	0	1	2	3	4	5	মুঠ
No. of Students								Total
দিনৰ সংখ্যা	:	46	$f_1$	$f_2$	25	10	5	200
No. of Days								

- (iii) তলত দিয়া তথ্যখিনিৰ প্ৰামাণিক বিচলন নিৰ্ণয় কৰা : 7

Calculate the standard deviation for the following data :

মজুৰি (টকাত)	মানুহৰ সংখ্যা
Wages (in ₹)	No. of Men
0 and above	50
20 and above	45
40 and above	34
60 and above	16
80 and above	6
100 and above	0

নাইবা / Or

- (b) (i) যি কোনো দুটা মানৰ বাবে প্রমাণ কৰা যে 3  
For any two values, prove that

$$AM \geq GM \geq HM$$

- (ii) 25টা বাশিৰ মাধ্য, মাধ্যিকী আৰু বহুলকৰ মান  
ক্রমত 143, 144 আৰু 147. ইয়াৰ লগত 6টা  
বাশি যাৰ মান ক্রমত 132, 125, 130, 160,  
165 আৰু 157 যোগ কৰা হ'ল। এই 31টা  
বাশিৰ মাধ্য আৰু মাধ্যিকী নিৰ্ণয় কৰা। 4

The mean, median and mode of a group of 25 observations are 143, 144 and 147. A set of 6 observations is added to this data with values 132, 125, 130, 160, 165 and 157. Find the mean and median for the combined group of 31 observations.

- (iii) তলত দিয়া তথ্যখিনিৰ সমান্তৰ মাধ্য আৰু প্রামাণিক  
বিচলন নিৰ্ণয় কৰা : 7

Calculate AM and SD for the following data :

মধ্যবিন্দু	:	15	20	25	30	35	40	45	50	55
Midpoint										
বাৰংবাৰতা	:	2	22	19	14	3	4	6	1	1
Frequency										



3. (a) (i) কাৰ্ল পিয়েৰচনৰ সহসম্বন্ধ গুণাংকৰ সংজ্ঞা দিয়া। 3  
Define Karl Pearson's coefficient of correlation.

(ii) সমাশ্রয়ণৰ বিশ্লেষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা। 4  
Discuss the uses of regression analysis.

(iii) তলত দিয়া তথ্যখিনিৰ পৰা সমাশ্রয়ণৰ সমীকৰণ দুটা উলিওৱা : 7  
From the following data, find the two regression lines :

$$\bar{X} = 90, \bar{Y} = 70, N = 10, \sum X^2 = 6360, \\ \sum Y^2 = 2860, \sum XY = 3900$$

নাইবা / Or

(b) (i)  $X$  আৰু  $Y$  দুটা চলকৰ সহসম্বন্ধ গুণাংক  $r = 0.60$ ,  $X$  আৰু  $Y$ ৰ প্ৰসৰণ ক্ৰমত  $2.25$  আৰু  $4.00$ ;  $\bar{X} = 10$ ,  $\bar{Y} = 20$ .

উপৰোক্ত তথ্যখিনিৰ পৰা  $Y$  সাপেক্ষে  $X$ ৰ সমাশ্রয়ণৰ সমীকৰণ উলিওৱা। 3

The correlation coefficient of two variables  $X$  and  $Y$  is  $r = 0.60$ , variance of  $X$  and  $Y$  are respectively  $2.25$  and  $4.00$ ;  $\bar{X} = 10$ ,  $\bar{Y} = 20$ .

From the above data, find the regression equation of  $X$  on  $Y$ .

- (ii) তলত দিয়া তথ্যখিনিৰ পৰা স্পিয়েৰমেনৰ স্থানাংক সহসম্বন্ধ গুণাংক নিৰ্ণয় কৰা : 4

Calculate Spearman's rank correlation coefficient from the data given below :

X	:	11	12	13	14	18	15
Y	:	13	12	15	14	16	11

- (iii) তলৰ তথ্যখিনিৰ পৰা সহসম্বন্ধ গুণাংকৰ মান নিৰ্ণয় কৰা : 7

Find the value of the coefficient of correlation from the data given below :

আয় (টকা)	:	46	54	56	56	58	60	62
Income (in ₹)								
খৰচ (টকা)	:	36	40	44	54	42	58	54
Expenditure (in ₹)								

4. (a) (i) শৃংখলিত ভিত্তি বছৰ আৰু স্থায়ী ভিত্তি বছৰ সূচকাংকৰ মাজত থকা পাৰ্থক্যবিলাক লিখা। 3

Write the differences between chain base index and fixed base index.



- (ii) প্রমাণ কৰা যে ফিচাৰৰ সূচকাংকৰ সূত্রই সময়  
প্রতিলোম পৰীক্ষা সিদ্ধ কৰে।

4

Prove that Fisher's index number  
satisfies time reversal test.

- (iii) তলত দিয়া তথ্যৰ পৰা পাছিৰ সূত্র আৰু  
লাচপিয়েৰৰ সূত্র প্ৰয়োগ কৰি পৰিমাণ সূচকাংক  
নিৰ্ণয় কৰা :

7

Find the quantity index number  
from the following data using  
Paasche's and Laspeyres' index :

সামগ্ৰী Items	ভিত্তি বছৰ Base Year		চলিত বছৰ Current Year	
	মূল্য (টকা) Price (in ₹)	পৰিমাণ Quantity	মূল্য (টকা) Price (in ₹)	পৰিমাণ Quantity
	A	4	10	6
B	6	15	4	20
C	8	15	10	4

নাইবা / Or

- (b) (i) জীৱিকা নিৰ্বাহ ব্যয় সূচকাংক কি? চৰকাৰ পলিচি  
নিৰ্ধাৰণৰ বাবে ই কেনেদৰে সহায় কৰে?

3

What is cost of living index? How  
does it help in policy formulation by  
the Government?

- (ii) ফিচাৰ সূচকাংকক কিয় আদৰ্শ সূচকাংক বুলি গণ্য কৰা হয়? 4

Why Fisher's index number is regarded as an ideal index number?

- (iii) তলত দিয়া তথ্যখিনি প্ৰয়োগ কৰি, দেখুওৱা যে ফিচাৰৰ সূত্ৰই (1) সময় প্ৰতিলোম পৰীক্ষা আৰু (2) উৎপাদক প্ৰতিলোম পৰীক্ষা সিদ্ধ কৰে : 7

From the following data, prove that Fisher's index number satisfies (1) time reversal test and (2) factor reversal test :

সামগ্ৰী Items	$p_0$	$q_0$	$p_1$	$q_1$
A	4	20	6	18
B	5	15	6	12
C	2	30	3	30
D	1	50	1	60
E	3	25	5	28

5. (a) (i) কাল শ্ৰেণীৰ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা। 3

Discuss the uses of studying time series.



- (ii) কাল শ্রেণীত প্রবণতা বুলিলে কি বুজা? ইয়াৰ  
প্রবণতাৰ কাৰকবিলাক কি কি? 4

What is trend in a time series?  
State the factors responsible for  
trend in a time series.

- (iii) ক্ষুদ্রতম বর্গ প্রণালীৰ জৰিয়তে তলত দিয়া  
তথ্যখিনিৰ পৰা প্রবণতা নির্ণয় কৰা : 7

Calculate trend values by using the  
method of least squares from the  
data given below :

বছৰ / Year	:	2001	2002	2003	2004	2005	2006
মান / Values	:	101	107	113	121	136	148

নাইবা / Or

- (b) (i) এটা কোম্পানীৰ বিজ্ঞাপন খৰচ ('000 টকাত)  
প্রবণতা সমীকৰণ  $Y_c = 20.2 - 0.8t$ . মূলবিন্দু  
2001 (1লা জুলাই),  $t$ ৰ একক = 1 বছৰ,  
 $Y$  একক বছৰেকীয়া খৰচ। প্রবণতা সমীকৰণৰ  
মূলবিন্দু 2010 লৈ পৰিবৰ্তন কৰা। 3

The trend equation for publicity  
cost (₹ in '000) of a company is  
 $Y_c = 20.2 - 0.8t$ . Origin 2001  
(1st July),  $t$  unit = 1 year,  $Y$  unit  
= yearly cost. Shift the origin  
to 2010.

- (ii) তলত দিয়া তথ্যখিনিৰ 3 বছৰীয়া চলন্ত গড়  
প্রণালীৰে প্রৱণতা নিৰ্ণয় কৰা : 4

Calculate 3 yearly moving average  
from the following data :

বছৰ / Year	:	1	2	3	4	5	6	7	8	9	10
লাভ (টকা)	:	20	21	23	22	25	24	27	26	28	30
Profit (in ₹)											

- (iii) তলত দিয়া তথ্যখিনিৰ সবল বৈখিক প্রৱণতা নিৰ্ণয়  
কৰা আৰু 2010 চনৰ প্রৱণতা নিৰ্ণয় কৰা : 7

Fit a straight line trend to the  
following data and estimate the  
profit for the year 2010 :

বছৰ / Year	:	2001	2002	2003	2004	2005	2006	2007
লাভ ('000 টকাত)	:	60	72	75	65	80	85	90
Profit ('000 in ₹)								

6. (a) (i) চাহিদা পূৰ্বাভাসৰ বিষয়ে আলোচনা কৰা। 5

Discuss about demand forecasting.

- (ii) ব্যৱসায় পূৰ্বাভাসৰ সীমাবদ্ধতাবিলাক আলোচনা  
কৰা। 9

Discuss the limitations of business  
forecasting.



নাইবা / Or

- (b) (i) এটা ভাল পূর্বাভাস পদ্ধতিৰ থাকিবলগীয়া বৈশিষ্ট্যবিলাক আলোচনা কৰা। 5  
Discuss the factors of a good forecasting.
- (ii) পূর্বাভাসৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা। 9  
Discuss the steps for forecasting.

\*\*\*